



নলবাৰী কলেজ, নলবাৰী



শিক্ষার্থীৰ আচৰণ বিধি

নলবাৰী মহাবিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয় চৌহদৰ ভিতৰত এক সুস্থ শৈক্ষিক আৰু সামাজিক বাতাবৰণ বতৰি ৰখাৰ ওপৰত গুৰুত্ব দি আহিছে। ছাত্ৰ-ছাত্ৰীসকলে শৃংখলা আৰু নিয়মানুবতিতা বজাই ৰাখি যাতে আনৰ স্বার্থত হস্তক্ষেপ নকৰাকৈ নিজৰ নিজৰ সামাজিক দায়বদ্ধতা প্ৰদৰ্শন কৰে তাৰ প্ৰতি মহাবিদ্যালয় কৰ্তৃপক্ষই সজাগ দৃষ্টি ৰাখে। নলবাৰী মহাবিদ্যালয়ৰ শৈক্ষিক লক্ষ্য আৰু স্বপ্নক প্ৰতিফলিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক সু-নাগৰিক হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে মহাবিদ্যালয় কৰ্তৃপক্ষই এক নিৰ্দিষ্ট আচৰণ বিধি প্ৰস্তুত কৰিছে। নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মানি চলিব লগীয়া নিৰ্দিষ্ট আচৰণ বিধি সমূহ হৈছেঃ

১। ব্যক্তিগত বা সমূহিকভাৱে কোনো ছাত্ৰ-ছাত্ৰীয়ে অমাজিত বা অশালীন আচৰণ প্ৰদৰ্শন কৰিব নোৱাৰিব। অন্যথা তেনে ছাত্ৰ বা ছাত্ৰীৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

২। শ্ৰেণীকোঠাত ৭৫% তকৈ কম উপস্থিতিৰ ছাত্ৰ- ছাত্ৰীক *non-collegiate* ঘোষণা কৰা হ'ব আৰু তেনে ছাত্ৰ-ছাত্ৰীয়ে জৰিমণা ভৰিহে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। *Non-collegiate* ছাত্ৰ —ছাত্ৰীয়ে মহাবিদ্যালয়ৰ নিৰ্বাচনত অংশ গ্ৰহণ কৰিব নোৱাৰিব।

৩। শ্ৰেণীকোঠাত ৬০%তকৈ কম উপস্থিতিৰ ছাত্ৰ- ছাত্ৰীক *dis-collegiate* ঘোষণা কৰা হ'ব আৰু তেওঁলোকে কোনো পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব।

৪। শিক্ষাবৰ্ষৰ আৰম্ভণিতে কোনো ছাত্ৰ-ছাত্ৰীয়ে একেৰাহে ১৫ দিন শ্ৰেণীত অনুপস্থিত থাকিলে তেওঁৰ আসন স্বয়ংক্ৰিয়ভাৱে নাকচ হ'ব।

৫। নলবাৰী মহাবিদ্যালয়ৰ সকলো পাঠ্যক্ৰম পূৰ্ণকালীন। ইয়াত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীয়ে একে সময়তে অইন কোনো পূৰ্ণকালীন পাঠ্যক্ৰম গ্ৰহণ কৰিব নোৱাৰিব।

৬। অনুজসকলক হাৰাশাস্তি কৰা, সমনীয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰতি অশালীন আচৰণ প্ৰদৰ্শন কৰা বা বেগিংজাতীয় সকলো ধৰণৰ কাৰ্য-কলাপ সন্মানীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুযায়ী সম্পূৰ্ণৰূপে নিষিদ্ধ।

৭। সকলো ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ৰ যিকোনো অনুষ্ঠানত গণবেশ (*uniform*) পৰিধান কৰাটো বাধ্যতামূলক। অন্যথা ৩০০.০০(তিনিশ) টকা জৰিমণা ভৰিব লাগিব।

৮। ছাত্ৰ-ছাত্ৰীসকলে সকলোৱে দেখাকৈ মহাবিদ্যালয়ৰ পৰিচয় পত্ৰ পৰিধান কৰাটো বাধ্যতামূলক। যিকোনো শিক্ষক/শিক্ষয়িত্ৰী বা অনা শিক্ষক কৰ্মচাৰীয়ে যিকোনো সময়ত ইয়াক পৰীক্ষা কৰি চোৱাৰ অধিকাৰ আছে।

৯। ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয় আৰু পৰীক্ষাগাৰৰ সকলো আচবাব, সা-সঁজুলি যত্নসহকাৰে ব্যৱহাৰ কৰাটো বাঞ্ছনীয়। মহাবিদ্যালয়ৰ স্থাৱৰ বা অস্থাৱৰ সম্পত্তিৰ অপব্যৱহাৰ বা ক্ষতিসাধন কৰিলে অভিযুক্ত ছাত্ৰ-ছাত্ৰীয়ে মেৰামতি (*repair*) অথবা প্ৰতিস্থাপনৰ (*replacement*) ৰ সম্পূৰ্ণ খৰচ জৰিমণাসহ আদায় দিব লাগিব।

১০। মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত ছাত্ৰ-ছাত্ৰী বা ছাত্ৰ সংগঠনৰ দ্বাৰা সকলো ধৰণৰ ৰাজনৈতিক কাৰ্য-কলাপ সম্পূৰ্ণৰূপে নিষিদ্ধ। অনুমতিবিহীন সভা- সমিতি, উদ্দেশ্যধৰ্মী প্ৰচাৰকাৰ্য, শোভাযাত্ৰা, অলংকৰণ, ধৰ্মা, ধন সংগ্ৰহ আদি মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত নিষিদ্ধ।

১১। ছাত্ৰীৰ প্ৰতি অশিষ্ট ব্যৱহাৰ বা অশালীন মন্তব্য, ভাবুকি প্ৰদৰ্শন বা মহাবিদ্যালয়ৰ যিকোনো শিক্ষক-কৰ্মচাৰী অথবা ছাত্ৰ-ছাত্ৰীৰ প্ৰতি হিংসাত্মক কাৰ্য-কলাপ দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰা হ'ব। যিকোনো ধৰণৰ লিংগভিত্তিক বৈষম্য (*gender based discrimination*) মহাবিদ্যালয় চৌহদৰ ভিতৰত নিষিদ্ধ।

১২। শ্ৰেণীত পাঠদান চলি থকা সময়ত কোনো ছাত্ৰ-ছাত্ৰীয়ে বাৰান্দাত ঘূৰি ফুৰিব নোৱাৰিব আৰু সম্পূৰ্ণ নিৰৱতা বতৰি ৰাখিব লাগিব।

১৩। মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰত ম'বাইল ফোনৰ ব্যৱহাৰ দণ্ডনীয়। পৰীক্ষাগৃহত ম'বাইল ফোন নিষিদ্ধ।

১৪। ধূমপান নিষিদ্ধ আৰু অন্যথা ১০০০.০০(এহেজাৰ) টকা জৰিমণা হ'ব আৰু অভিযুক্ত ছাত্ৰ-ছাত্ৰী বহিষ্কৃতও হ'ব পাৰে।

১৫। ছাত্ৰ- ছাত্ৰীসকলে ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্য স্বীকাৰ আৰু সকলো ধৰ্মৰ প্ৰতি সহনশীল মনোভাৱ প্ৰদৰ্শন কৰিব লাগিব।

[বিদ্যায়তনিক উৎকৰ্ষৰ বাবে নলবাৰী কলেজৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ (IQAC) ৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰিত]